

৯ মাৰ্চ, ২০১৭

আৰ বি আই/২০১৬-১৭/২৪৫

ডিএনবিআৰ.(পিডি)চিটি.নং ০৮৬/০৩.১০.০০১/২০১৬-১৭

সমূহ এন বি এফ চি

মহাশয়/মহাশয়া,

নগদ আকাৰত ঋণ ৰাশিৰ বিতৰণ

অনা-বেংকিং বিত্তীয় কোম্পানী - অপ্রণালীবদ্ধভাৱে গুৰুত্বপূৰ্ণ অনা-জমা লোৱা কোম্পানী (ৰিজাৰ্ভ বেংক) নিৰ্দেশনা, ২০১৬ আৰু অনা-বেংকিং কোম্পানী - প্রণালীবদ্ধভাৱে গুৰুত্বপূৰ্ণ অনা-জমা লোৱা কোম্পানী আৰু জমা লোৱা কোম্পানী (ৰিজাৰ্ভ বেংক) নিৰ্দেশনা, ২০১৬ৰ দফা ৩৭(iii)(খ)ত দিয়া নিৰ্দেশবোৰৰ প্ৰসঙ্গলৈ দৃষ্টিগোচৰ কৰা হ'ল যিবোৰত কোৱা হৈছিল যে ১ লাখ টকা আৰু তাৰ অধিক টকাৰ সোণৰ বিপৰীতে উচ্চ মূল্যৰ ঋণবোৰ কেৱল চেকযোগেহে বিতৰণ কৰিব লাগিব।

২. পুনৰীক্ষণ আৰু আয়কৰ আইন, ১৯৬১ৰ ধাৰা ২৬৯এছএছ আৰু ২৬৯টিৰ অন্তৰ্গত জাৰি কৰা আয়কৰ আইন, ১৯৬১ৰ অধীনৰ আৱশ্যকতাবোৰ সকলো এনবিএফচিৰ ক্ষেত্ৰত তত্কালে কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য হ'ব। বৰ্তমানে আয়কৰ আইন, ১৯৬১ৰ অধীনত সংশ্লিষ্ট অভিগমন ২০ হাজাৰ টকা।

৩. সেইমতে, ওপৰোক্ত মূল নিৰ্দেশনাৰ ৩৭(iii)(খ) দফাটো বাদ হৈছে আৰু ১০৪ আৰু ১১৭ত ওপৰোক্ত উপলব্ধ সন্নিৱিষ্ট হৈছে।

৪. শেহতীয়া [Non-Banking Financial Company – Systematically Important Non-Deposit taking Company and Deposit taking Company \(Reserve Bank\) Directions, 2016](#) আৰু [Non-Banking Financial Company – Non-Systematically Important Non-Deposit taking Company \(Reserve Bank\) Directions, 2016](#) সংলগ্ন কৰা হ'ল।

আপোনাৰ বিশ্বাসী,

(চি.ভি. শ্ৰীনিবাসন)

মুখ্য মহা প্ৰৱন্ধক